



Tel :0361-2450409 (O)
0361-2529542 (O)

ASSAM PRADESH CONGRESS COMMITTEE

RAJIV BHAWAN

INDIRA GANDHI HIGHWAY (G.S. ROAD), GUWAHATI-781005

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভাৰপ্ৰাপ্ত সভাপতিৰ শ্ৰীৰিপুন বৰাৰ সংবাদ মেলৰ টোকা

১৬-০৭-২০১৬

১) বিজেপি দলৰ নেতৃত্বত গঠিত হোৱা North East Democratic Alliance (NEDA) এ উত্তৰ পূৱ ভাৰতক কংগ্ৰেছ মুক্ত কৰিবলৈ লোৱা সংকল্প এক চৈৰাচাৰী চিন্তাৰ পৰিচায়ক। এয়া হৈছে জন্মদাতা পিতৃ-মাতৃক উৎখাত কৰিবলৈ উদ্গনি জনোৱা সদৃশ।

২) হাবি জংঘলেৰে ভৰপুৰ যাতায়ত ব্যৱস্থা নথকা শিক্ষা-দীক্ষা-স্বাস্থ্যৰ পোহৰ নোপোৱা দুৰ্গম পাহাৰীয়া অঞ্চল সমূহৰ বিকাশৰ বাবে আৰু ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ লগত সমানে খোজ মিলাই প্ৰগতিৰ পথত আগবাঢ়িবৰ বাবেই কংগ্ৰেছ দল আৰু চৰকাৰে অসমৰ পাছতে উত্তৰ পূৱত মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড, মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ পূৰ্ণাঙ্গ ৰাজ্যৰ সৃষ্টি কৰিছে। কংগ্ৰেছে জন্ম দিয়া এই উত্তৰ পূৱৰ ৬ ৰাজ্যৰ পৰা কংগ্ৰেছ মুক্ত কৰিবলৈ বিজেপিয়ে জনোৱা আহ্বান কেৱল অগণতান্ত্ৰিকেই নহয়, ইতিহাসক বিকৃত কৰাৰ এক অপচেষ্টা।

৩) বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীঅমিত শ্বাহে NEDA ৰ উদ্বোধনী ভাষণত উত্তৰ পূৱৰ ৰাজ্যসমূহৰ সৰ্বাঙ্গীন বিকাশৰ বাবে, এই অঞ্চলৰ ৰাইজৰ স্বাৰ্থৰ সুৰক্ষাৰ বাবে NEDA গঠন কৰা হৈছে বুলি গৌৰৱেৰে ঘোষণা কৰা অমিত শ্বাহ ডাঙৰীয়াক আমি প্ৰশ্ন কৰো -

- ক) উত্তৰ পূৱৰ ৰাজ্যসমূহে পাই অহা বিশেষ শ্ৰেণীৰ ৰাজ্যৰ মৰ্যাদা বিজেপি চৰকাৰে কৰ্তন কৰি,
- খ) উত্তৰ পূৱৰ ৰাজ্যসমূহে পাই অহা ৯০:১০ অনুপাতৰ কেন্দ্ৰীয় পুঁজি বন্ধ কৰি,
- গ) উত্তৰ পূৱ উদ্যোগিক বিকাশ নীতি ২০১৪ নিলম্বিত কৰি,
- ঘ) উত্তৰ পূৱত ৰূপায়িত হৈ থকা ১০০ % কেন্দ্ৰীয় পুঁজিৰ অধিক আঁচনি কৰ্তন কৰি,
- ঙ) অসমৰ তৈল ক্ষেত্ৰসমূহ ব্যক্তিগতকৰণ কৰি ,
- চ) অসমৰ দীৰ্ঘদিনীয়া বান আৰু খহনীয়া সমস্যাৰ সমাধানৰ কোনো ব্যৱস্থা নকৰি,
- ছ) উত্তৰ পূৱৰ ৰাজ্যসমূহৰ মাজত থকা আন্তঃৰাজ্যিক সীমা বিবাদ সমাধানৰ কোনো বাস্তৱ সন্মত ব্যৱস্থা গ্ৰহণ নকৰি,
- জ) অসমৰ বিদেশী নাগৰিক সমস্যাৰ সমাধান আৰু অসম-বাংলাদেশ সীমান্ত চীল নকৰি,
- ঝ) উত্তৰ পূৱৰ ৰাজ্যসমূহৰ দ্ৰুত উন্নয়নৰ বাবে কংগ্ৰেছ চৰকাৰে প্ৰথমে উত্তৰ পূৱ পৰিষদ খুলি বিশেষ পুঁজি আৱণ্টনৰ ব্যৱস্থা কৰিছিল। যি বিজেপি দলে কেন্দ্ৰত চৰকাৰ গঠন কৰিয়েই ড'নাৰ মন্ত্ৰণালয়ৰ পুঁজি ব্যাপকভাৱে কৰ্তন কৰি উত্তৰ পূৱৰ ৰাজ্যসমূহৰ উন্নয়ন বিঘ্নিত কৰিছে, সেই বিজেপি চৰকাৰৰ মুখত এতিয়া NEDA ৰ জৰিয়তে উত্তৰ পূৱৰ দ্ৰুত উন্নয়ন সাধন কৰিবলৈ ওলোৱাতো ভূতৰ মুখত ৰাম নামৰ বাহিৰে আন একো নহয়।

বিজেপি চৰকাৰে NEDA ৰ জৰিয়তে কেনেকৈ উত্তৰ পূৱৰ ৰাজ্যসমূহৰ স্বাৰ্থ সুৰক্ষিত কৰিব ?

ক্ৰমশঃ.....



Tel :0361-2450409 (O)
0361-2529542 (O)

ASSAM PRADESH CONGRESS COMMITTEE

RAJIV BHAWAN

INDIRA GANDHI HIGHWAY (G.S. ROAD), GUWAHATI-781005

(২)

৪) অমিত শ্বাহ ডাঙৰীয়াই তেওঁৰ ভাষণত ৬৮ বছৰে কংগ্ৰেছে অসম তথা উত্তৰ পূৱৰ বাবে একো কৰা নাই, কংগ্ৰেছ চৰকাৰে উত্তৰ পূৱৰ বাবে কোনো মনোযোগ দিয়া নাই বুলি অনা অভিযোগৰ উত্তৰত আমি অমিত শ্বাহ ডাঙৰীয়াক সোঁৱৰাই দিওঁ যে -

ক) ১৯৪৬ চনৰ কেবিনেট মিছনৰ প্ৰস্তাৱ অনুযায়ী অসমক পূৱ পাকিস্থানৰ লগত চামিল কৰাৰ সিদ্ধান্ত ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ নেতৃত্বত কংগ্ৰেছ দলে আন্দোলন কৰি বাতিল নকৰা হ'লে অমিত শ্বাহে অসম নামৰ ৰাজ্যত উত্তৰ পূৱক কংগ্ৰেছ মুক্ত কৰিবলৈ আহ্বান জনাব নোৱাৰিলেহেঁতেন।

খ) ১৯৫৩ চনত ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ গঠন প্ৰক্ৰিয়াত অসমৰ অবিভক্ত গোৱালপাৰা জিলাক পশ্চিমবঙ্গৰ লগত সামৰি দিবলৈ লোৱা সিদ্ধান্ত অসমৰ কংগ্ৰেছ দলে আন্দোলন কৰি বাতিল নকৰা হ'লে অমিত শ্বাহে অসমৰ এই মানচিত্ৰ গুৱাহাটীত নেদেখিলেহেঁতেন।

গ) পিয়লি ফুকন, কুশল কোঁৱৰ, মণিৰাম দেৱান, কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননীৰ দৰে শ শ কংগ্ৰেছ কৰ্মীয়ে স্বাধীনতা আন্দোলনত আত্ম বলিদান দি আৰু হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে কাৰাবাস খাটি এই দেশ স্বাধীন নকৰা হ'লে কংগ্ৰেছ মুক্ত উত্তৰ পূৱ গঢ়িবলৈ অমিত শ্বাহে ভাষণ দিয়া দূৰৈৰ কথা আজিও বৃষ্টিৰ গোলাম হৈ থাকিব লাগিল হেঁতেন।

ঘ) MNF উগ্ৰপন্থীৰ কাৰ্যকলাপে বছৰ বছৰ ধৰি অশান্ত কৰি ৰখা মিজোৰাম, প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে “মিজো চুক্তি” ৰে মিজোৰামলৈ যি শান্তি আৰু প্ৰগতি আনিলে,

ঙ) নগা বিদ্ৰোহীয়ে দীৰ্ঘদিন ধৰি অশান্ত কৰি ৰখা নগালেণ্ডক “নগা শান্তি চুক্তি” ৰে কংগ্ৰেছে আজিৰ শান্তি আৰু প্ৰগতিৰ নগালেণ্ড যিদৰে গঢ়ি তুলিছে,

চ) TNV উগ্ৰপন্থীৰ কাৰ্যকলাপে দীৰ্ঘদিন ধৰি অশান্ত কৰি ৰখা ত্ৰিপুৰালৈ প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে “ত্ৰিপুৰা চুক্তি” ৰ যোগেদি যি শান্তি আৰু প্ৰগতি আনিলে,

ছ) বিদেশী বহিস্কৰণৰ নামত অসমত সুদীৰ্ঘ ছবছৰ ধৰি চলা আন্দোলনত অগ্নিগৰ্ভা হৈ পৰা অসমখনলৈ প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে ১৯৮৫ চনত ঐতিহাসিক “অসম চুক্তি” ৰে যি শান্তি আনিলে,

জ) সুদীৰ্ঘ ৩০ বছৰ ধৰি ULFA আৰু অন্যান্য উগ্ৰপন্থী সংগঠনৰ হত্যালাই অসমখনত যি ধৰণে বিধ্বস্ত কৰি তুলিছিল, প্ৰয়াত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৱে ULFA ৰ লগত আৰম্ভ কৰা শান্তি প্ৰক্ৰিয়া ধাৰাবাহিকভাৱে পৰৱৰ্তী কংগ্ৰেছ চৰকাৰ সমূহে অহৰহ চলাই থকা বাবেই অসমত বৰ্তমান ULFA কে ধৰি বাকীবোৰ উগ্ৰপন্থী সংগঠনৰ হিংসাত্মক কাৰ্য নিয়ন্ত্ৰণ হোৱাত আজি অসমত শান্তি আৰু প্ৰগতিয়ে বিৰাজ কৰিছে,

উত্তৰ পূৱক কংগ্ৰেছ মুক্ত কৰিবলৈ আহ্বান জনোৱাৰ আগতে অমিত শ্বাহ ডাঙৰীয়াক আমি এই ইতিহাস অধ্যয়ন কৰিবলৈ আহ্বান জনাইছো।

(বিপূণ বৰা)

ভাৰপ্ৰাপ্ত সভাপতি,

অসম প্ৰদেশ কংগ্ৰেছ কমিটী